

পুনৰ মূল্যায়ন হিচাপ কি ?

c) Write down two differences between sacrificing ratio and gaining ratio.

ত্যাগানুপাত আৰু লাভৰ অনুপাতৰ মাজৰ দুটা পাৰ্থক্য লিখা।

d) What is Memorandum of Association?

e) What is Forfeiture of share?

অংশপত্ৰ বাজেয়াপ্তকৰণ কি ?

3. Answer as directed (answer any two):

4x2=8

পোনপটীয়াভাৱে উত্তৰ দিয়া (যিকোনো দুটা)

a) Differentiate between shareholders and debenture holders.

অংশ পত্ৰধাৰক আৰু ঋণপত্ৰ ধাৰকৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

b) Give journals for the following:

তলত দিয়াসমূহৰ বাবে জাৰেদা প্ৰবিষ্টি দিয়া।

I. Shares issued at par.

II. Shares issued at premium.

III. Shares issued at discount.

IV. Calls in arrears.

c) State any four rights of a Partner.

অংশীদাৰৰ চাৰিটা অধিকাৰ উল্লেখ কৰা।

d) Mention the differences between 'Fixed Capital Account' and 'Fluctuating Capital Account'.

স্থিৰ মূলধন আৰু অস্থিৰ মূলধন হিচাপৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

4. Explain the accounting treatment of Joint Life Policy on retirement of a partner.

5

অৱসৰকাৰী অংশীদাৰৰ ক্ষেত্ৰত যৌথ বীমাপত্ৰ সংক্ৰান্তীয় হিচাপ লেখন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

Or,

Ram, Shyam and Madhu are the partners sharing profit in the ratio of 3:1:1. Their balance sheet as on 31st December, 2024 was as under –

5

Liabilities	Amount	Assets	Amount
Capital Account		Sundry assets	2,20,000
Ram = 90,000		Profit & Loss a/c	15,000
Shyam = 50,000			
Madhu = 40,000			
Reserve Fund			
Sundry Creditors	1,80,000		
	25,000		
	30,000		
	2,35,000		2,35,000

Madhu retires on 1st January, 2025. Pass necessary journal entries regarding reserves, Accumulated profit or loss.

5. Pass necessary journal entries for issue and redemption of debentures:

6

ঋণপত্ৰ বিলি কৰোঁতে আৰু পৰিশোধ কৰোঁতে প্ৰয়োজন হোৱা জাৰেদা প্ৰবিষ্টিসমূহ দিয়া।